




# मन कि बात

थु 6



# MANN KI BAAT

## VOL.6

### **Authors**

Sarda Mohan and Tanushree Banerji

### **Illustrations and Cover Art**

Dilip Kadam

### **Assistant Artist**

Ravindra Mokate

### **Production**

Amar Chitra Katha

### **Published by**

Amar Chitra Katha Pvt. Ltd

ASSAMESE

ISBN – 978-81-19596-47-8

Amar Chitra Katha Pvt. Ltd, September 2023

© Ministry of Culture, Govt of India, September 2023

All rights reserved. This book is sold subject to the condition that the publication may not be reproduced, stored in a retrieval system (including but not limited to computers, disks, external drives, electronic or digital devices, e-readers, websites), or transmitted in any form or by any means (including but not limited to cyclostyling, photocopying, docutech or other reprographic reproductions, mechanical, recording, electronic, digital versions) without the prior written permission of the publisher, nor be otherwise circulated in any form of binding or cover other than that in which it is published and without a similar condition being imposed on the subsequent purchaser.

You can now get ACK stories as part of your classroom with **ACK Learn**, a unique learning platform that brings these stories to your school with a range of workshops. Find out more at [www.acklearn.com](http://www.acklearn.com) or write to us at [acklearn@ack-media.com](mailto:acklearn@ack-media.com).

**কো**নো সমস্যার সন্মুখীন হ'লে আমি কি কৰো? আমাৰ মাজৰ কিছুমানে সমস্যাটো উপেক্ষা কৰে, কিছুমানে চিন্তা কৰে যদিও সমাধানৰ বাবে কাম নকৰে আৰু কিছুমানে সমস্যাটোৰ সমাধান বিচাৰে।

ববিতা ৰাজপুতেও সমাধান বিচাৰিছিল।

যেতিয়া তাইৰ গাঁৱৰ হ্রদটো শুকাই গৈছিল আৰু মানুহে পানী আনিবলৈ মাইলৰ পিছত মাইল খোজ কাটিবলগীয়া হৈছিল, ববিতাই পানী বোৱাই আনি হ্রদটো পুনৰ ভৰ্তি কৰাৰ সিদ্ধান্ত লৈছিল। বালি বা দীঘল নলীৰ যোগেদি নহয়, বৰঞ্চ পাহাৰৰ আনটো ফালে থকা এটা খালৰ পৰা পানী হ্রদটোলৈ বোৱাই আনি।

এই বিশাল কামটোৰ বাবে, তেওঁ 200 গৰাকী মহিলাৰ সহায় লাভ কৰিছিল। তেওঁলোকে নিজকে 'জল সহেলি' বা পানীৰ বন্ধু বুলি অভিহিত কৰিছিল। তেওঁলোকে একেৰাহে 18 মাহ ধৰি এটা নলা খান্দিছিল আৰু কেৱল হ্রদটোৱেই নহয়, ব'ৰৱেলসমূহো পানীৰে পূৰ্ণ কৰাত সফল হৈছিল।

এটা সমস্যাক উপেক্ষা কৰিলেই সমস্যাটো শেষ হৈ নেযায়। সেইটো কেৱল ডাঙৰ হৈ গৈ থাকে।

সমস্যাৰ বিষয়ে চিন্তা কৰি থাকিলেও কোনো লাভ নহয়। চিন্তা কৰাটো এখন ৰকিং-চেয়াৰত বহি জোৰেৰে লৰচৰ কৰাৰ দৰে। স্থানৰ কোনো পৰিৱৰ্তন নহয়, কেৱল আগলৈ বা পিছলৈ লৰচৰ কৰি থাকে।



যিকোনো সমস্যাবে সমাধান থাকে। কেৱল সমাধানটো বিচাৰিব লাগিব আৰু চেষ্টা কৰিলে সমাধান বিচাৰি পোৱাটো কঠিন নহয়।

আজি মোক প্ৰতিশ্ৰুতি দিয়া যে তোমালোকে জীৱনত কোনো সমস্যাৰ সন্মুখীন হ'লে, সমস্যাটোক বাঢ়িবলৈ নিদিবা, বৰঞ্চ সেই সমস্যা সমাধানৰ চেষ্টা কৰিবা।